

# बक नि रिंथाइ

बद्दोब अंतिष्ठनि



रुफाथि मायथाइ फलिथाइ

(1993-2018) आरो

खुंगा 12थि नै बोसोरमालिया जथुमा

खोला कामरूप जिला दुलाराय बर' फरायरसा आफाद

मोन्थोर - खौसेथि, थामोन्थाइ आरो जौगाथाइ

थावनि - सुवारी गेलेग्रा फोथार, बक', कामरूप, आसाम

खालार - 6, 7 आरो 8 एप्रिल, 2018 इं



● ବୈଚାଗ ଆବ୍ ବାୟଖୋ :	এଟି ତୁଳନାମୂଲକ ଅଧ୍ୟୟନ	- ଡାଁ ଲଲିତ ଚନ୍ଦ୍ର ବାଭା	47
● ସବୁ ଅଫ୍ଲାବ ମାବେ ପୂଜାବ ଏକ କ୍ଷେତ୍ରଭିତ୍ତିକ ଏକ ଅଧ୍ୟୟନ	- ବାପନ ବଡ୍ଡୋ		52
● ବଡ୍ଡୋ ସମାଜର ସଂସ୍କୃତିତ ଏଭୁମୁକି	- କେଶର ଚନ୍ଦ୍ର ବାଭା		60
● ଭାୟାଇ ଯେତିଆ ଏକୋଟା ଜାତି ଧ୍ୱଂସ କରିବଲେ ଲୟ	- କମଳ ଚନ୍ଦ୍ର ବଡ୍ଡୋ		67
● ଅସମର ବର୍ଣାଦ୍ୟ ସଂସ୍କୃତିତ ବାଭା ଜନଗୋଟୀର ଅବଦାନ	- ତ୍ରିଦୀପ ବାଭା		70
● ଅ'ବ ତ'ବ କଥା	- ପ୍ରହ୍ଲାଦ ବଡ୍ଡୋ		73
● ପାର୍ବତୀ ପାହାବ, ପାର୍ବତୀ ଗୋସାନୀ ଆବ୍ ଇଯାବ ମାହାତ୍ମ୍ୟ	- ହରେନ ବଡ୍ଡୋ		78
● ଅନୁବାଦ ସାହିତ୍ୟ :	- ବିଜୟା ଡେକା		84
● ବବ୍ୟୁଣ	- ପ୍ରବୋଧ ଚନ୍ଦ୍ର ବଡ୍ଡୋ		89
● ବାଲି ଚାପବି	- ମୋହିନୀ ମୋହନ ପାଟୋବାବୀ		91
● ଏଜାକ ବବ୍ୟୁଣର ପବଶତ	- ଭାନୁମତୀ ବଡ୍ଡୋ		91
● ଜନନୀ	- ପାଗେଶ୍ୱର ବଡ୍ଡୋ		92
● ସମରେତ ସନ୍ଦୀତ	- ବିନ୍ୟ କୁମାର ପାଟୋବାବୀ		93
● ବାଗିଛା	- ବଞ୍ଜନ ଦାସ		93
● ତୋମାର ପ୍ରତୀକ୍ଷାତ	- ପିତାମହର ବାଭା		94
● ମାନୁହେ ପାହବି ଯୋବା ଇତିହାସେ ପାହବି ନୋଯୋବା			
ଏଥନ ସ୍ମାବକ ପତ୍ର	- ପ୍ରଫୁଲ୍ଲ କୁମାର ବଡ୍ଡୋ (ସଂଗ୍ରାହକ)		95
● କପାଳୀ ଜୟନ୍ତୀ ବର୍ଷର କାର୍ଯ୍ୟକ୍ରମିକା			104
● ତ୍ରିଧିର	- କିମଲା ହାଜ ବାରୀ		117

● ● ●



## অনুবাদ সাহিত্যঃ এক অরলোকন

বিজয়া ডেকা  
সহযোগী অধ্যাপিকা, শিক্ষা বিভাগ

ভাষার মাধ্যমেরে মনৰ সুকুমাৰ ভাৱৰাশি গদ্য  
বা পদ্যত প্ৰকাশ কৰি মানুহক আনন্দ প্ৰদান কৰিব পৰা  
বচনাই হ'ল সাহিত্য। সাহিত্য হ'ল মানুহৰ দ্বাৰা, মানুহৰ  
বিশ্বখনৰ বিষয়ে, মানুহৰ জীৱন আৰু সমাজৰ বিষয়ে  
প্ৰকৃত আৰু কল্পনাশ্ৰয়ী অভিজ্ঞতা অনুভনৰ ভাষাবে  
কৰা প্ৰকাশ। ই সমাজ তথা জাতিৰ দাপোন।

সাহিত্যৰ বিশাল পথাৰখনত অনুবাদ সাহিত্যৰ  
গুৰুত্বও অতুলনীয়। অনুবাদ হ'ল এক ভাষাস্তৰ প্ৰক্ৰিয়া।  
মানুহৰ বৌদ্ধিক বিকাশত অনুবাদে এক গুৰুত্বপূৰ্ণ  
ভূমিকা গ্ৰহণ কৰি আহিছে। ভৌগোলিক অৱস্থিতি,  
জাতি-গোষ্ঠী, দেশ অনুসৰি মানুহৰ ভাষা-সংস্কৃতি পৃথক  
হয়। ভিন্ন ভিন্ন দেশ বা জাতিৰ মানুহৰ লগত যোগাযোগ  
কৰিবলৈ হ'লে মানুহে প্ৰথমে ভাষাৰ ক্ষেত্ৰতেই বাধাৰ  
সমুখীন হ'বলগীয়া হয়। সেয়ে নিজৰ ভাৱ বুজাৰলৈ  
বা আনৰ মনৰ ভাৱ বুজিবলৈ অনুবাদৰ প্ৰয়োজন হয়।  
বিশেষকৈ বাৰ্তালাপ, পত্ৰ যোগাযোগ, ন্যায়ালয়  
সম্পর্কীয় কাৰ্যালয়, শিক্ষা, বিজ্ঞান, প্ৰযুক্তিবিদ্যা,

জনসংযোগ মাধ্যম, আন্তঃবাস্তীয় যোগাযোগ, সাহিত্য-  
সংস্কৃতি ইত্যাদি নানা ক্ষেত্ৰত অনুবাদৰ ভূমিকা অতি  
গুৰুত্বপূৰ্ণ। বৰ্তমান গোলকীকৰণৰ ফলত সমগ্ৰ  
পৃথিবীতে যি পৰিৱৰ্তনৰ টো বাগৰিছে তাত অনুবাদ  
অপৰিহাৰ্য হৈ পৰিছে।

সাধাৰণতে অনুবাদত দুটা ভাষা জড়িত হৈ  
থাকে। তাৰে মূল পাঠৰ লগত জড়িত ভাষাক উৎস  
ভাষা বা শ্ৰোতভাষা (Source language) আৰু  
যি ভাষালৈ অনুবাদ কৰা হয় তাক লক্ষ্যভাষা (Target  
language) বোলে। আনহাতে অনুবাদক জন হ'ল এজন মুখ্য  
পৰিবাহক যাৰ উৎস ভাষা আৰু লক্ষ্য ভাষা দুয়োটা  
ভাষাতে সমানে দক্ষতা তথা যোগ্যতাৰ আৱশ্যক হয়।  
সাহিত্যৰ অনুবাদৰ ক্ষেত্ৰত শব্দগত অৰ্থ, লেখ পদ্ধতি,  
লেখন শৈলী, আৰোপিত অৰ্থ, বাৰ্তা আদিয়ে অনুবাদ  
সাহিত্যক নিটোল কৰি তোলে।

সেইদৰে অনুবাদকৰ ধৈৰ্য, একাগ্ৰতা আৰু



ମାନସିକ ଶ୍ରମେ ଅନୁବାଦ କାର୍ଯ୍ୟ ସଫଳ ହୋଇତ ସହାୟ କରେ ।

ଖ୍ରୀଷ୍ଟଜ୍ୟନ୍ମାର ଆଗତେଇ ପଞ୍ଚମୀଯା ଦେଶତ ଅନୁବାଦର ଚର୍ଚ୍ଚୀ ହେଲିଲ ଯଦିଓ ୧୫୨୨ ଖୂତ ମାର୍ଟିନ ଲୁଥାରେ ବାଇବେଲିଥନ ଜ୍ଞାର୍ମାନ ଭାଷାଲୈ ଅନୁବାଦ କବି ଅନୁବାଦ ସାହିତ୍ୟର ବିଜ୍ଞାନମୂଳତ ଅଧ୍ୟୟନର ବାଟ୍ ମୁକଳି କରେ । ଆନହାତେ ଫରାଚୀ ସାହିତ୍ୟକ ଏତୀନ ଦୋଳେ ୧୫୪୦ ଖୃତୀ ଅନୁବାଦ ସମ୍ବନ୍ଧେ ଗଭୀର ଅଧ୍ୟୟନ କରେ । କିନ୍ତୁ ପ୍ରେଟୋର ବଚନା ଫରାଚୀ ଭାଷାଲୈ ଅନୁବାଦ କବାତ ଫରାଚୀ ଚକରାବେ ଦୋଷୀ ସାବ୍ୟସ୍ତ କବି ତେଓଂକ ମୃତ୍ୟୁଦଣ୍ଡ ଦିୟେ । ଅନକି ତେଓଂବ ଶରଦେହର ଲଗତ ତେଓଂବ ସମସ୍ତ ବଚନାବାଜି ପୁର୍ବ ପେଲାଯ । ପ୍ରକୃତାର୍ଥ ଇହାର ପିଛର ପରାହେ ଅନୁବାଦ ସାହିତ୍ୟ ଅଧ୍ୟୟନ ହ'ବିଲେ ଧରେ ।

A. F. Tytler - ଏ ବଚନା କବା 'Essay on the Principles of Translation' (1791) ନାମର ଗ୍ରହଣନେଇ ଅନୁବାଦ ସମ୍ବନ୍ଧୀୟ ପ୍ରଥମ ଥାଇ । ଇହାର ପିଛତ ମେଥିଉ ଆନଲ୍, ଏଡ଼ରାର୍ଡ ଫିଟଜାବଲ୍ଡ, ଜେ.ଚି. କେଟଫୋର୍ଡ ଆଦିଯେ ଅନୁବାଦ ସମ୍ବନ୍ଧେ ବିଭିନ୍ନ ଆଲୋଚନା ଆଗବଢାଯ । ଇଂବାଜ କବି ଆଲେକଜେଣ୍ଟାର ପୋପେ 'ଇଲିୟାଦ' ଅହକାବ୍ୟଥିନି ଇଂବାଜୀଲେ ଅନୁବାଦ କବିଛି । ଅନୁବାଦର ଭ୍ରମିକାତ ତେଓଂ ଉଲ୍ଲେଖ କବିଛେ ଯେ ଅନୁବାଦକର ପ୍ରଥମ କର୍ତ୍ତବ୍ୟ ହ'ଲ ମୂଳ ପାଠଟୋ ଅନ୍ତର୍କତ ଆକୁ ଅବିକୃତ ରୂପତ ପାଠକର ଆଗତ ଦାଙ୍ଗି ଧରା ଆକୁ ତାର ଥାଗସତ୍ତା ଅନ୍ନାନ କୃପତ ବର୍ଣ୍ଣକ କବା । ସମାଲୋଚକ ଜନହନେଇ ମନ୍ତ୍ରବ୍ୟ କବିଛେ ଯେ ଅନୁବାଦକଗରାକୀୟେ ମୂଳ ଲେଖକଗରାକୀର ଅନୁବାପେ ଥାବ ଲାଗେ । ତେଓଂକ ଚେବାଇ ଯୋରା ଅନୁଚିତ । ଇଲିୟାଦର ଆନ ଏଗରାକୀ ଅନୁବାଦକ ଛେମୁବେଲେ ମତେ, ଯିଟୋ ଭାଷାଲୈ ଅନୁବାଦ କରା ହୟ, ସେଇ ଭାଷାଟୋର ବୈଶିଷ୍ଟ୍ୟ ଆକୁ ସମ୍ପଦଶାଲୀତା ଅନୁବାଦକେ ବର୍ଣ୍ଣକ କବିବ ଲାଗେ । ମୂଳ ବଚନା ସୁଖପାଠ୍ୟ ହ'ଲେ ଉ ପ୍ରୟୁକ୍ତ ଅନୁବାଦ କବିଲେ ତାର ଅନୁବାଦଟୋଓ ସୁଖପାଠ୍ୟ ହ'ବ । Hillaire Belloc ନାମର ଏଗରାକୀ ଇଂବାଜ ଲେଖକର ମତେ, ଯିବୋର ପାଠ ଅନୁବାଦ କବାଟୋ ଅସମ୍ଭବ, ସେଇବୋର ଅନୁବାଦ କବିବଲେ ନୋଯୋରାଇ ଭାଲ । ଅନୁବାଦ ସମ୍ପର୍କେ ବିଭିନ୍ନ ଜନେ ମତାମ୍ଭତ ଦାଙ୍ଗି

ଧବାର ଲଗତେ କିଛୁମାନ ସିଦ୍ଧାନ୍ତରେ ଦିଇଛେ । ମାର୍ଟିନ ଲୁଥାରର ମତେ-

\* ଅନୁବାଦ ମୂଳ ପାଠର ଶବ୍ଦକ୍ରମର ଆବଶ୍ୟକତା ଅନୁସବି ପରିବର୍ତ୍ତନ କବିବ ପାରି ଅଥବା ପ୍ରୟୋଜନ ବିଶେଷେ ଅର୍ଥ ଅଭିବ୍ୟକ୍ତିର ସୁବିଧାର କାବେଣ ମୂଳତ ନଥକା ଶବ୍ଦରେ ପ୍ରୋଗ୍ରାମ କବିବ ପାରି ।

\* ସେଇଦରେ କୋନୋ ଶବ୍ଦ ଲକ୍ଷ୍ୟ ଭାଷାତ ତାକ ଅନୁବାଦର ବାଦ ଦିବ ପାରି ।

\* ମୂଳର ଆବଶ୍ୟକତା ଅନୁସବି କୋନୋ ଶବ୍ଦର ଠାଇତ ଲକ୍ଷ୍ୟ ଭାଷାତ ଏଟା ବାକ୍ୟାଂଶ୍ୟର ବ୍ୟବହାର କବିବ ପାରି ଅଥବା ମୂଳତ ଥକା ଅଲଂକାରବ୍ୟୁକ୍ତ ଅଭିବ୍ୟକ୍ତି ଲକ୍ଷ୍ୟ ଭାଷାତ ଅଲଂକାରବିହୀନ ଭାବେଇ ବ୍ୟବହାର କବିବ ପାରି ।

\* ମୂଳ କେବାଟୋର ପାଠାନ୍ତର ଥାକିଲେ ଅନୁବାଦର ବେଲିକା ଆଟାଇକେଇଟା ପାଠରେ ବ୍ୟବହାର ହ'ବ ଲାଗେ ।

ଅନୁବାଦ ସମ୍ପର୍କେ ଆଲୋଚନା କବିବଲେ ଗୈ ଏତୀନ ଦୋଳେ ମତ ପ୍ରକାଶ କରେ ଏହିଦରେ-

\* ଅନୁବାଦକେ ମୂଳ ଭାବ ଆକୁ ବଚକର ଉଦ୍ଦେଶ୍ୟ ଭାଲକେ ଜାନି ଲୋରା ପ୍ରୟୋଜନ ଆକୁ ଶ୍ରୋତଭାଷ୍ୟ ଆକୁ ଲକ୍ଷ୍ୟଭାଷ୍ୟ ଦୁଯୋଟାତେ ତେଓଂବ ସମାନ ଜ୍ଞାନ ଥକା ଆବଶ୍ୟକ ।

\* ସେଇଦରେ ଅନୁବାଦକେ ଶବ୍ଦାନୁବାଦର ପରା ଆଁତବି ଥକା ଶ୍ରେୟ ।

\* ଅନୁବାଦକେ ମୂଳ ଚଯନ ତଥା ଶବ୍ଦକ୍ରମର ପ୍ରତି ସତତେ ଦୃଷ୍ଟି ବାଖିବ ଲାଗେ ।

ଆକୌ A. F. Tytler - ବିମତେ, ଅନୁବାଦତ ମୂଳ ସମ୍ପୂର୍ଣ୍ଣ ଭାବ ବା ସମ୍ପୂର୍ଣ୍ଣ ବକ୍ରବ୍ୟ ପ୍ରକାଶ ପାବ ଲାଗେ, ଅଭିବ୍ୟକ୍ତି ଶୈଳୀ ମୂଳର ଅନୁବାପ ହୋଇବ ଲଗତେ ଅନୁବାଦ ସଦାୟ ମୌଲିକ ହ'ବ ଲାଗେ । 'ଅନ ଟ୍ରେପଲୋଟିଂ ହୋମାର' ଶୀର୍ଘ ଭାଷଣତ ମେଥିଉ ଆର୍ଲନ୍ଡେ ଉଲ୍ଲେଖ କବିଛି ଯେ ଅନୁବାଦ ଅତ୍ୟଧିକ ମୂଳ୍ୟକୁ ବା ମୂଳନିଷ୍ଠ ହୋଇ ଅନୁଚିତ । ମୂଳ ପାଠ ପଢ଼ି ପାଠକର ଓ ପରାତ ମନତ ଯେଣେ ଲାଗେ, ଅନୁବାଦ ପଢ଼ିଲେ ଓ ପାଠକର ଓ ପରାତ ତେମେ ଭାବ ପରିବ ଲାଗେ ।

ଅନୁବାଦର ପ୍ରକାର ସମ୍ବନ୍ଧେ ପଣ୍ଡିତମକଳେ ଭିନ୍ନ



মতামত দাঙি ধরিছে। জার্মান পণ্ডিত বোমান জেক'বচনৰ মতে, অনুবাদ তিনি প্রকাবৰ। যেনে-

(ক) আন্তঃভাষিক অনুবাদ (Intra-lingual translation)

(খ) আন্তর্ভাষিক অনুবাদ (Inter-lingual translation)

(গ) আন্তঃসাংকেতিক অনুবাদ (Inter-semeiotic translation)

একেটা ভাষার মাজতে অনুবাদ কর্ম সম্পন্ন হ'লে তাক আন্তঃভাষিক অনুবাদ বোলে। অসমীয়া কবিতা এটিক অসমীয়া গদ্যলৈ কপাস্তৰ বা অসমীয়া গল্প এটিক অসমীয়া নাটকলৈ অনুবাদ হ'ব পাবে। যেনে অসমীয়া গল্পকাৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ 'বানপ্রস্থ' গল্পটি বোলছবিলৈ কপাস্তৰ কৰা হৈছে যিখন 'সন্ধ্যাৰাগ' বোলছবি নামেৰে খ্যাত।

আন্তর্ভাষিক অনুবাদক প্রকৃত অনুবাদ বুলিব পাৰি। এটা ভাষাব পৰা আন এটা ভাষালৈ কৰা অনুবাদ এই শ্ৰেণীৰ অন্তর্গত। যেনে ইংৰাজী 'Psalm of life' কবিতাটিক অসমীয়া অনুবাদ কৰিছে 'জীৱন সংগীত' নামেৰে কৰি আনন্দ চন্দ্ৰ আগৰৱালাদেৱে।

গণ-সংযোগৰ মাধ্যমবোৰক একো-একোটা সাংকেতিক ব্যৱস্থা বোলা হয়। মানুহৰ ভাষাও প্ৰকৃতপক্ষে তেনে এবিধ সাংকেতি ব্যৱস্থা মাথো। মানৱ সমাজত প্ৰচলিত অন্যান্য গণ-সংযোগৰ-মাধ্যম বা ব্যৱস্থা, যেনে- সংগীত, চিৰকলা, নাটক বোলছবি আদিকো একো-একোবিধ সাংকেতিক ব্যৱস্থালৈ পাঠ এটাৰ ৰূপাস্তৰ কৰা কাৰ্যক আন্তঃসাংকেতিক অনুবাদ বোলা হয়। যেনে ডেনিয়েল ডিফুৰ দ্বাৰা বচিত 'বিনিচন ত্ৰুছো' (১৭১৯ খৃঃ) নামৰ ইংৰাজী উপন্যাসখন 'বিনিচন ত্ৰুছ' নামৰ বোলছবিলৈ ৰূপাস্তৰিত হৈছে। যিখন বোলছবি বড় হার্ডি আৰু জৰ্জ টি. মিলাৰে পৰিচালনা কৰিছিল আৰু পিয়েৱছ ব্ৰ'ছনাৰে অভিনয় কৰিছিল। অৰ্থাৎ অনুবাদ ভাষাব পৰা ভাষালৈ বা ভাষাব

পৰা অন্য মাধ্যমলৈ অনুবাদ হ'ব পাৰে।

আকৌ বিভিন্ন বৈশিষ্ট্যৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন পণ্ডিতে অনুবাদ সাহিত্যৰ আধাৰক পৃথক কৰিছে। যেনে - গদ্য-পদ্যৰ আধাৰত, সাহিত্যিক বিধিসমূহৰ আধাৰত, বিষয়ৰ আধাৰত, প্ৰতীকৰ আধাৰত, অনুবাদৰ প্ৰকৃতিৰ আধাৰত, পাঠ বিস্তাৰৰ আধাৰত, ভাষা স্তৰৰ আধাৰত, অনুবাদৰ সৃষ্টিধৰ্মীতাৰ আধাৰত আৰু যোগাযোগকাৰী ভূমিকাৰ আধাৰত।

আনহাতে, এনচাইন্স 'পেডিয়াডিক্লনেৰী' (Giden Towey) ব মতে, অনুবাদ সদৃশ সাংকেতিক মাধ্যমৰ অনুবাদ অথবা বিসদৃশ সাংকেতিক মাধ্যমৰ নামৰ অনুবাদ হ'ব পাৰে। সদৃশ সাংকেতিকে একে ভাষাব মাজতে আৰু বিসদৃশ সাংকেতিকে এটা ভাষাব পৰা আন এটা ভাষালৈ অনুবাদ কৰাকে বুজায়। উল্লেখযোগ্য যে অনুবাদৰ বিধি প্ৰকাৰৰ মাজত থকা পাৰ্থক্য তথা উৎস পাঠ আৰু লক্ষ্য পাঠৰ মাজব বহুধা-বিভক্ত সম্পৰ্কৰ ওপৰত ভিত্তি কৰি 'অনুবাদৰ'ৰ উপৰি 'অনুকৃতি', (Transcreation), 'পুনঃকৃতি (Re-telling), অভিযোজনা (Adaptation) আদি নানা প্ৰকাৰৰ সাহিত্য-কৰ্মৰ সৃষ্টি সন্তুষ্ট হৈ উঠিছে।

অনুবাদ সাহিত্যই পৃথিবীৰ অন্যান্য সাহিত্য-সংস্কৃতি চহকী কৰাৰ দৰে অসমীয়া সাহিত্যৰ পথাৰখনো সম্মুদ্রিক্ষালী কৰি তুলিছে। প্ৰাক্ শকৰী যুগৰে পৰা আৰম্ভ কৰি এই দীঘলীয়া পৰিক্ৰমাত অনেক সুসাহিত্যিকৰ সুকীৰ্তি অসমীয়া ভাষালৈ অনুদিত হৈছে। তাৰে কেইখন মান হ'ল- প্ৰাক্ শকৰী যুগৰ শ্ৰেষ্ঠ কৰি মাধৱ কন্দলীয়ে বাল্মীকিৰ বামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰি উন্নৰ ভাৰতৰ প্ৰান্তীয় ভাষাৰ ভিতৰত প্ৰথম অনুদিত বামায়ণ হিচাপে স্বীকৃত লাভ কৰে। সেইদৰে শংকৰী যুগত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱেৰেও বামায়ণৰ আদি কাণ্ড অনুবাদ কৰে। মাধৱদেৱৰ অনুবাদ সাহিত্যৰ শ্ৰেষ্ঠ নিৰ্দৰ্শন হ'ল



‘নামঘোষা’। ইয়াৰ বেছিভাগ শ্লোকেই বিভিন্ন বৈষ্ণবৰ শাস্ত্ৰৰ পৰা অনুবাদ কৰা। আনহাতে গুৰুদামোদৰ দেৱৰ আজ্ঞামতে ভট্টদেৱেৰ গদ্যত ভাগৰত-কথা, গীতা ভাগৰত আৰু বত্তুৱলী কথা বচনা কৰে। উল্লেখযোগ্য যে ভট্টদেৱৰ অনুবাদ নীতি সাম্প্রতিক কালৰ যোগাযোগমূলক অনুবাদ নীতিৰ সতে সাদৃশ্যযুক্ত হয়। ভট্টদেৱৰ এই তিনিখন অনুবাদৰ যোগেন্দি অসমীয়া সাহিত্যত প্ৰথমবাৰৰ বাবে বিশুদ্ধ গদ্য সাহিত্যৰ প্ৰকাশ হৈটে। অনুবাদ সাহিত্যত কবি দুর্গাবৰে মাধৱ কন্দলীৰ বামায়ণ ওজাপালি তাৎবণ হিচাপে অভিযোজনা কৰি অসমীয়া অভিযোজনাৰ বাট মুকলি কৰে। দৰঙী বাজদৰবাৰ আৰু স্বৰ্গদেউ কন্দসিং (১৬৯৬-১৭১৪ খ্রীঃ) ব দিনৰে পৰা অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা সংঠলনিকৈ হয়। আহোম বাজদৰবাৰত শাস্ত্ৰ সাহিত্য অনুদিত হোৱা ভালেমান গ্ৰন্থবাজিয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বিশিষ্ট আসন লাভ কৰি আছে। শংকৰচার্যৰ বিখ্যাত প্ৰস্থ ‘সৌন্দৰ্য লহৰী’, আনন্দ আচার্যই ‘আনন্দ লহৰী’ নামেৰে অনুবাদ কৰে। কৃচিনাথ কন্দলীয়ে মাৰ্কণ্ডেয় চঙী আৰু কল্পপুৰাণ অসমীয়ালৈ অনুবাদ কৰে।

বৃটিছ আমোলত কলিকতাৰ শ্ৰীবামপুৰত খীষ্টান মিছনেৰী উইলিয়াম কেৰীৰ তত্ত্বাৰধানত আঞ্চাবাম শৰ্মাই ইংৰাজী ভাষাৰ পৰা বাইবেল (১৮১৩) অসমীয়ালৈ অনুবাদ কৰে। এইখনেই প্ৰথম অসমীয়া অনুদিত ছপা পুথি। মিছনেৰী ড° নাথান ব্রাউনে বাইবেলৰ নিউ টেক্টামেণ্ট খণ্টটো (১৮৪৯) অসমীয়ালৈ ভাঙনি কৰে। বাইবেলৰ মেথিউ, লিউফ, ইৰু আদি চাৰিটা খণ্ড ভাণ্ডি খীষ্টৰ বিৱৰণ আৰু অভ্যাত্মা (১৮৫৪) নামেৰে প্ৰকাশ কৰে। জন বনিয়াৰ Pilgrims Progress' উপন্যাসখনিও ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে প্ৰকাশ কৰে। শ্ৰীমতী গৱৰ্ণেন্য ফুলমণি আৰু কল্পাৰ কাহিনী বঙলা ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰে।

প্ৰাক্ বোমাণ্টিক যুগত লম্বোদৰ বৰাই কালিদাসৰ ‘শুকৃন্তলা’ নাটকখন অসমীয়ালৈ অনুবাদ কৰে। বোমাণ্টিক যুগত অসমীয়া সাহিত্যই এক বিশেষ গতি লাভ কৰে। এই সময়ছোৱাত ইংৰাজী, সংস্কৃত আৰু বাংলা সাহিত্যৰ অনুবাদে অসমীয়া সাহিত্যৰ ভঁৰাল অধিক টলকিয়াল কৰি তোলে। সেই সময়কে ভাঙনি কোঁৰৰ আনন্দ চন্দ্ৰ আগৰৱালা দেৱে ‘জীৱন সংগীত’ (লং ফেলোৰ Plasm of life), চহা আৰু পশ্চিম (The Shephered and the Philosopher) খায়ামৰ বৰাইতৰ পৰা ফিটজাৰলেণ্ডে কৰা ইংৰাজী অনুবাদৰ পৰা ওমৰ তীর্থ, হাফিজৰ কবিতাৰ পৰা ‘মিলনৰ সুৰ’ পদ্ধতিৰ চলিহাই বাল্টাৰ ক্ষটৰ পেট্ৰিয়টিজম কবিতাৰ পৰা ‘স্বদেশ’, লক্ষ্মীনাথ বেজবৰুৱাই টমাছ চেম্পিয়নৰ It is not beauty of demand ব পৰা প্ৰিয়তমাৰ সৌন্দৰ্য (ছায়ানুবাদ), হেমচন্দ্ৰ গোস্বামীয়ে (আলেকজেণ্ডোৰ পোপৰ (Universal Prayer) ‘স্তুতি’, দুর্গেশ্বৰ শৰ্মাই (বৰ্ডচৰুৰ্থৰ Lucy grey) ‘সাদৰী’ বত্তকান্ত বৰকাকতিয়ে (শ্ৰেণীৰ Love's) ‘প্ৰেমতত্ত্ব’, ড° সূৰ্য কুমাৰ ভূঞ্জাই (যিছে হিমেলৰ (The Mowes of Death) ‘নিৰ্মালি’ৰ অনুগৰ্তি ‘মৰণ’ আদি ভালেমান কবিতা অনুবাদ কৰি অনুদিত কবিতাৰ ক্ষেত্ৰখন চহকী কৰি তোলে। সেইদেৱে ডিষ্বেশ্বৰ কলিতাই ডিকেঙাৰ ‘এ টেল অৰ চু চিটিজ’ খন ‘নগৰ দুখনৰ কথা’, দীননাথ শৰ্মাই কেণ্টিট হামচানৰ ‘গৰ্ডথ অৰ দি চইল’ৰ পৰা ‘মাটি আৰু মানুহ’ নামেৰে অনুবাদ কৰে। সেইদেৱে শ্ৰেক্ষণীয়েৰ Othelo নাটকখনি শৈলধৰ বাজখোৱাই ‘ৰণজিৎ সিং’ নামেৰে আৰু ‘Twelfth Night’ খন ‘মনৰ মানুহ’ নামেৰে; As you like it’ নাটকখন দুর্গেশ্বৰ শৰ্মাই ‘চন্দ্ৰৱলী’ নামেৰে; Macbeth খন ‘ভীম দপ’ নামেৰে দেৱানন্দ ভঁৰালীয়ে অভিযোজনা কৰে। পদ্ধতিৰ চলিহাই ‘Romeo and Juliet’ খন ‘অমৰ লীলা’ নামে প্ৰকাশ কৰে। ‘King Leare’ নাটকৰ আধাৰত নবীন চন্দ্ৰ



ববদলৈয়ে 'বিষাদৰ কাহিনী' বচনা কৰে। মুঠতে সেই সময়ত ভালেমান কবি-সাহিত্যিকে ভালেমান বিষয় অনুবাদ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তোলে। এই সময়ছোৱাত জীৱন চৰিত অনুবাদেও অসমীয়া সাহিত্যত ভূমুকি মৰে। মহাআঞ্চ গান্ধীৰ 'My Experiments with Truth' খনি অমিয় কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰে 'মোৰ সত্য অৰ্পণৰ কাহিনী' নামেৰে যিবোৰ পৰিচিত। নন্দনাথ গোস্বামীয়ে নেহৰু আঞ্জীৱনীৰ এছোৱা অনুবাদ কৰি প্ৰকাশ কৰে।

সাম্প্রতিক কালতো বিশ্ব ভিন্ন ভাষাৰ পৰা গল্প, উপন্যাস, কবিতা, নটিক আদি অসমীয়া ভাষালৈ অনুবাদ হৈ আছে। সাহিত্যক নৰকাস্ত বৰুৱাই 'ছইটমেন'ৰ এশটা কবিতা অসমীয়ালৈ অনুবাদ কৰে। নীলমণি ফুকনে জাপানী কবিতা 'টানকা' আৰু 'হাইকু' অনুবাদ কৰে 'জাপানী কবিতা' নামেৰে। হোমিংওৰেৰ 'ফৰ হৰ্ম দি বেল টেল্ট' উপন্যাসখন 'দেৱ-দুন্দুভি বাজে কাৰ বাবে' নাম দি অনুবাদ কৰে জানপীঠ বঁটা বিজয়ী বীৰেণ্ডৰ কুমাৰ ভট্টাচাৰ্যদেৱে। 'দি ওল্ড মেন এণ্ড দি চি' খন অনুবাদ কৰে যতীন গোস্বামী দেৱে 'বুড়া আৰু সাগৰ' নামেৰে। মিখাইল চোলোকভৰ 'এণ্ড কুবাইট ফু'জ ডন' খনি নগনে ঠাকুৰে 'ধীৰে বৈ যায় ডন' নামেৰে অনুবাদ কৰে। টলষ্টয়ৰ 'War and Piece' খনি সুবেদৰ মোহন দাসে 'যুদ্ধ আৰু শাস্তি' নামে অনুবাদ কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়ায়। অৱগুৰু কুমাৰ বৰুৱাই মোপাছী গল্প অনুবাদ কৰে।

ভাৰতীয় অন্যান্য ভাষাৰ পৰাও অসমীয়ালৈ ভালেমান সাহিত্য অনুবাদ হয়। তৰুণ ভাদুৰীৰ 'সন্ধ্যা বন্তিৰ শিখা', 'অভিশপ্তু চম্বল', 'বিলকিচ বেগম' আদি,

মহাশ্বেতা দেৱৰ 'অৰণ্যৰ অধিকাৰ'; মৈত্ৰেয়ী দেৱীৰ 'ন হন্যতে'; নিৰ্মল প্ৰভা ববদলৈৰ 'বিন্দু আৰু সিঙ্গু' (অমৃতলাল নাগৰ 'বুদ্ধ ঔৰ সমুন্দৰ'); লক্ষ্যহীৰা দাসৰ 'ওঞ্চাৰ বাইল্ড গল্প', ইন্দিৰা দন্তৰ 'প্ৰেম চন্দ্ৰৰ শ্ৰেষ্ঠ গল্প' আদি অনেক সাহিত্য অসমীয়ালৈ অনুবাদ কৰিবে যিবোৰে পাঠক সমাজৰ সমাদৰ লাভ কৰিবে। অতি সাম্প্রতিক কালত সুবেশ শৰ্মাহি ভাৰতবৰ্ষৰ স্বপ্নদ্ৰষ্টা ভূতপূৰ্ব বাষ্টৃপতি তথা মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ ভালেমান গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ অনবদ্য বৰঙণি আগবঢ়াইছে। ড° কালামৰ অসমীয়ালৈ অনুদিত হোৱা গ্ৰন্থ কেইখনমান হ'ল - 'আঞ্চিৰ ডেউকা', 'আদম্য শক্তি', 'তেজস্বী মন', 'পথ প্ৰদৰ্শক আঞ্চা', 'বাষ্টৃপতি' কালামৰ সাম্ভিধি', 'আপোনাৰ ভৱিষ্যৎ আপোনাৰ হাতত', 'মিছন ইঙ্গিয়া', 'পৰিয়াল আৰু বাষ্ট', 'ভাৰতবৰ্ষ ২০২০' আদি। ড০ কালামৰ উচ্চ মানবিশিষ্ট সাহিত্যৰাজি সুবেশ শৰ্মাদেৱে এনে নিৰ্বুঢ়ভাৱে অনুবাদ কৰিবে যে কিতাপ কেইখন পঢ়িলে ড০ কালামক লগ পোৱা যেনেই লাগে। এই কিতাপবোৰে নৰ প্ৰজন্মক সপোন দেখিবলৈ তথা কালামৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হ'বলৈ অনুপ্ৰেৰণা যোগাইছে।

সামৰণিত ক'ব পাৰি যে অনুবাদে এখন গ্ৰহণ পুনৰ জন্ম দিয়ে আৰু পাঠকক আন আন ভাষাৰ গ্ৰহণ পঢ়াৰ সুযোগ দি মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে ভাৰা-সাহিত্যৰ পথাৰখনো সমৃদ্ধ কৰি তোলে। সেয়েহে মাত্ৰ ভাষাৰ জৰিয়তে সাহিত্যৰ মৌৰস্য পান কৰোৱাৰ লগতে অনুবাদ সাহিত্যৰ প্ৰতি ও অনুবাগ বঢ়োৱাত গুৰুত্ব দিব লাগে।

সহায়ক গ্ৰন্থ :

গোস্বামী মালিনী, (২০১৪) অনুদিত সাহিত্য, কৃষ্ণকাস্ত সন্দিকৈ বাজ্যিক মুক্ত বিশ্ববিদ্যালয়,  
গুৱাহাটী- ০৬।